

Video conference of the BRICS Ministers of Foreign Affairs/International Relations

April 28, 2020

বৈদেশিক পৰিক্ৰমা/ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ব্ৰিকছ মন্ত্ৰীসকলৰ ভিডিঅ কনফাৰেন্স

এপ্ৰিল 28, 2020

28 এপ্ৰিল 2020 তাৰিখে বৈদেশিক পৰিক্ৰমা/ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ব্ৰিকছ মন্ত্ৰীসকলৰ মাজত ভিডিঅ কনফাৰেন্স বৰ্তমানৰ ব্ৰিকছৰ অধ্যক্ষৰ দ্বাৰা আহ্বান কৰা হৈছিল। ৰাছিয়া সংঘৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী চাৰ্গেই লাভৰৌভে বৈঠকখনৰ অধ্যক্ষতা কৰে। ভাৰতৰ হৈ ড. এছ জয়শংকৰে প্ৰতিনিধিত্ব কৰে। ৰাষ্ট্ৰদূত আৰনেষ্ট আৰাজৌ, ব্ৰাজিলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, চীনৰ ৰাজ্যিক পৰিষদ আৰু বৈদেশিক মন্ত্ৰী শ্ৰী ৱাংগ ই আৰু দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতাৰ মন্ত্ৰী শ্ৰীমতী গ্ৰেচ নালেডি পাওৰে সংশ্লিষ্ট ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ হৈ প্ৰতিনিধিত্ব কৰে।

ক'ভিড-19 মহামাৰীৰ সংকটৰ পটভূমিত এই ভিডিঅ কনফাৰেন্সখনৰ আহ্বান কৰা হয়। আলোচনাৰ বিষয়বস্তু ক'ভিড-19 সংকট, ইয়াৰ প্ৰভাৱ আৰু ব্ৰিকছৰ সঁহাৰি কেন্দ্ৰিক আছিল। ব্ৰিকছ বিদেশ মন্ত্ৰীয়ে 2020 বৰ্ষত ৰাছিয়াৰ ব্ৰিকছৰ অধ্যক্ষতাৰ অধীনত হবলগীয়া কাৰ্যকলাপসমূহৰ ওপৰতো আলোচনা কৰে।

তেখেতৰ ব্যক্তব্যত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে এই বিশেষ বৈঠকখন আহ্বান কৰাৰ বাবে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীক ধন্যবাদ জনায়। তেখেতে উল্লেখ কৰে যে প্ৰভাৱশালী বিকাশ, বিনিয়োগ আৰু বাণিজ্যত বিনিময়ৰ সৈতে ব্ৰিকছে বিশ্বব্যাপী প্ৰায় 42 শতাংশ জনসাধাৰণক একত্ৰিত কৰে আৰু বৈশ্বিক অৰ্থনীতি আৰু ৰাজনৈতিক নিৰ্মাণকৌশল গঢ় দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে উল্লেখ কৰে যে মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰোগ্য সেতু নাগৰিক এপ আৰু প্ৰধানমন্ত্ৰী গৰীৰ কল্যাণ প্যাকেজৰ জৰিয়তে ভাৰতে কিদৰে বিভিন্ন সিদ্ধান্তমূলক পদক্ষেপ আৰু প্ৰাথমিক উদ্যোগসমূহ হাতত লৈছিল। তেখেতে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীবিধক আন্তঃৰাষ্ট্ৰীয় আশংকাৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ বহু আগতেই ভাৰতে কৰ'না ভাইৰাছ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। তেখেতে ব্ৰিকছ বৈদেশিক মন্ত্ৰীসকলক দক্ষিণ এচিয়াত ক'ভিড-19 আৰু ছাৰ্ক ৰাষ্ট্ৰসমূহৰ দ্বাৰা ক'ভিড-19 জৰুৰীকালীন সঁহাৰি পুঁজি গঠনৰ প্ৰচেষ্টা সমন্বিত কৰাৰ পদক্ষেপৰ বিষয়ে অৱগত কৰে। ভাৰতে মহামাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া সমৰ্থন কৰাৰ কাৰণে অনুদানৰ ভিত্তিত আফ্ৰিকাৰ বহুকেইখন দেশৰ লগতে প্ৰায় 85 খন দেশলৈ ঔষধ সংক্ৰান্তীয় সাহায্য প্ৰদান কৰিছে। ইয়াৰ বাবে ভাৰতে ব্যাপক স্বীকৃতি লাভ কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে কয় যে মহামাৰীটোৱে কেৱল স্বাস্থ্য আৰু মানৱীয় কল্যাণৰ কাৰণে ডাঙৰ বিপদৰ সৃষ্টি কৰা নাই বৰঞ্চ বৈশ্বিক বাণিজ্য আৰু সৰৱৰাহ শৃংখলাৰ ব্যৱধানে বিশ্ব অৰ্থনীতি আৰু উত্পাদন ব্যৱস্থাত বেয়াকৈ প্ৰভাৱ পেলাইছে। ক্ষেত্ৰসমূহত অৰ্থনৈতিক কাৰ্যকলাপ নেতিবাচকভাৱে প্ৰভাৱিত হৈছে যাৰ ফলত চাকৰি আৰু জীৱিকা হ্ৰাস পাইছে। তেখেতে সংকটৰ সৈতে মোকাবিলা কৰিবলৈ আৰু জীৱন ধাৰণ যাথে ব্যহত নহয় তাৰ কাৰণে আমি ব্যৱসায়সমূহত বিশেষকৈ এম এছ এম ই (MSME) সমূহত সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত জোৰ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে উল্লেখ কৰে যে অনাক্ৰম্যতাক শক্তিশালী কৰিবলৈ পৰম্পৰাগত ঔষধ ব্ৰহ্মাৰ কাৰ্যকাৰিতাক স্বীকৃতি দিয়া উচিত আৰু ব্ৰিকছে এই প্ৰচেষ্টাসমূহত সমৰ্থ কৰা উচিত।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে জোৰ দি কয় যে সাম্প্ৰতিক প্ৰত্যাহানে বহুপাঙ্কিত ব্যৱস্থাৰ সংস্কাৰৰ প্ৰয়োজনীয়তাক উনুকিয়াই দিছে আৰু সেই বহুপাঙ্কিতাবাদৰ সংস্কাৰেই হৈছে আগবাঢ়ি যোৱাৰ পথ। তেখেতে বৈশ্বিক এজেণ্ডাত উন্নয়ন আৰু বিকাশৰ কেন্দ্ৰীয়তাৰ কথা উল্লেখ কৰিছে।

ভাৰতে 2020-ত ৰুছৰ ব্ৰিকছ অধ্যক্ষতাৰ কাৰণে আৰু "বৈশ্বিক স্থিৰতা, সুৰক্ষাৰ বিনিময় আৰু উদ্ভাৱনী বিকাশৰ কাৰণে ব্ৰিকছৰ অংশীদাৰী"-ৰ সামগ্ৰিক বিষয়ত দৃঢ় সমৰ্থন নিশ্চিত কৰে।

ক'ভিড-19 মহামাৰীৰ ওপৰত পৰিকল্পিত আৰু উদ্দেশ্যমূলক আলোচনাখনক আগবঢ়াই নিয়াৰ বাবে 7 মে 2020 তাৰিখে ব্ৰিকছ স্বাস্থ্য বিষয়াসকলৰ এখন ভাৰ্চুৱেল বৈঠকৰ কথা বিবেচনা কৰা হৈছে।

নতুন দিল্লী
এপ্ৰিল 28, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.